

༄༅། ། རྒྱྱ ལྷ དྲ ན ར བ ད ག ད ཉ ད ཉ ད ཉ

# 拯 救 之 道



藏汉文对照本

# ଶ୍ରୀଧିନାନୀ

## 神的道

ଶ୍ରୀଧିନାନୀତିଥିବାଦିକାରୀ ମହାଶ୍ରୀପାତ୍ରାତିଥିବାଦିକାରୀ

ଅଧିକାରୀ 4:12

神的道是活泼的，是有功效的，  
比一切两刃的剑更快。

希伯来书 4:12

ମୁହଁରେ ବିଶ୍ଵାସ କରି ଯାଏ ଯକ୍ଷମାନ ଗୁରୁତ୍ୱରେ ବିନା ମୁହଁରେ  
ବିଶ୍ଵାସ କରି ଯକ୍ଷମାନ ଗୁରୁତ୍ୱରେ ବିନା ମୁହଁରେ ବିଶ୍ଵାସ କରି ଯକ୍ଷମାନ  
ଗୁରୁତ୍ୱରେ ବିଶ୍ଵାସ କରି ଯକ୍ଷମାନ ଗୁରୁତ୍ୱରେ ବିନା ମୁହଁରେ

ଅଧିକାରୀ 55:11

我口所出的话也必如此，决不徒然返回，却要成就我所喜悦的，在我发他去成就的事上必然亨通。  
以赛亚书 55:11

ଶ୍ରୀଧିନାନୀକାରୀ ଶ୍ରୀଧିନାନୀକାରୀ

ଅଧିକାରୀ 119:130

祢的言语一解开就发出亮光。

诗篇 119:130

## ଓହେଶାନ୍ତେକଣ୍ଟିଷୁଦ୍ଧକୁର୍ମା ବିଶ୍ୱରୂପରୀତିରେ

ଶଶାଙ୍କାନ୍ତିଷୁଦ୍ଧକୁର୍ମା

ବିଶ୍ୱରୂପରୀତି

ବିଶ୍ୱରୂପରୀତି

ବିଶ୍ୱରୂପରୀତି

ବିଶ୍ୱରୂପରୀତି

ବିଶ୍ୱରୂପରୀତି

ବିଶ୍ୱରୂପରୀତି

## ବିଶ୍ୱରୂପରୀତି ବିଶ୍ୱରୂପରୀତି

ଶଶାଙ୍କାନ୍ତିଷୁଦ୍ଧକୁର୍ମା

ବିଶ୍ୱରୂପରୀତି

ବିଶ୍ୱରୂପରୀତି

ବିଶ୍ୱରୂପରୀତି

ବିଶ୍ୱରୂପରୀତି

ཡੁਦਾ.ਸਾਤੰ.ਨ.ਕ੍ਰ.ਖੀ.ਖੀ.ਪੀ.ਸਾਵੇਂ.ਹੈ.ਅ.ਦੇਵ.ਗ੍ਰ.ਕੱਖ.ਕੁ.ਧਰੂਣ.ਏ.ਪੀ.ਕੀ.  
ਗੁਦ.ਏ.ਚੇਤ.ਕਾ. ਕੱਖ.ਦੱਸਦ.ਹ.ਦੰ.ਗੁਦ.ਗਰੇ.ਕ੍ਰੀਤ.ਕ੍ਰ. ਦੇ.ਕਸ.ਸਾਤੰ.ਨ.ਕ੍ਰ.  
ਖੀ.ਪੀ.ਸਾਵੇਂ.ਏ. ਕੱਖ.ਗ੍ਰ.ਕ੍ਰੀਤ.ਬਗਲ.ਲੰ.ਕਸ.ਵੱਖ.ਏ। ਪਰੰ.ਕ.ਹੋਣ.  
ਗਰੇ.ਕ੍ਰੀਤ.ਦੰ.ਗੁਦ.ਏ.ਵ.ਏ। ਲੰ.ਕ.ਹੋਣ.ਏ। ਸਾਦ.ਬਗ.ਏ.ਤ੍ਰੁਦ.ਦ.ਗੁਦ.ਏ.  
ਦੰ.ਸੀ.ਗੁ.ਦੁ.ਖ.ਕ੍ਰ.ਵੇਂ.ਏ। ਲੰ.ਕ.ਹੋਣ.ਏ। ਸਾਦ.ਬਗ.ਏ.ਤ੍ਰੁਦ.ਦ.ਗੁਦ.ਏ।

ଶର୍ମିଷ୍ଠ 2:15-17

## 罪的来历

主 神将那人安置在伊甸园，使他修理，看守。主 神吩咐他说：园中各样树上的果子，你可以随意吃，只是分别善恶树上的果子，你不可吃，因为你吃的日子必定死。 创世记 2:15-17

主 神所造的，唯有蛇比田野一切的活物更狡猾。蛇对女人说：神岂是真说不许你们吃园中所有树上的果子么？女人对蛇说：园中树上的果子，我们可以吃，唯有园当中那棵树上的果子，神曾说：你们不可吃，也不可摸，免得你们死。蛇对女人说：你们不一定死；因为 神知道，

ଆ କ୍ଷାନ୍ତନ୍ତମ୍ ସର୍ବପୁରୁଷାଙ୍କ ପଦିନ୍ଦର୍ମଣୀଶାରମ୍ ପଶୁର୍କଳେ  
ଦର୍ଶନାଶ୍ଚ ଦର୍ଶନ୍ତକେନ୍ଦ୍ରଶୁଣାପଥାଟୋ ମେନ୍ଦିନ୍ଦିକିଞ୍ଚକଳେନ୍ଦନ୍ତା  
କ୍ଷାନ୍ତନ୍ତମ୍ ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ  
ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ  
ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ

ର୍ଥମ୍ 3:1-6

ଏହିର୍ଭାବେ କୁଦାନ୍ତର୍ମଣୀଶାରମ୍ ପଶୁର୍କଳେ  
ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ ପଶୁର୍କଳେ

你们吃的日子眼睛就明亮了，你们便如 神能知道善恶。于是女人见那棵树的果子好作食物，也悦人的眼目，且是可喜爱的，能使人有智慧，就摘下果子来吃了，又给她丈夫，她丈夫也吃了。

创世记 3:1-6

主 神对女人说：你作的是什么事呢？女人说：那蛇引诱我，我就吃了。主 神对蛇说：你既作了这事，就必受咒诅，比一切的牲畜野兽更甚。你必用肚子行走，终身吃土。我要叫你和女人彼此为仇；你的后裔和女人的后裔也彼此为仇。女人的后裔要伤你的头；你要伤他的脚跟。又对女人说：我必多多加增你怀胎的苦楚；你生产儿女必多受苦

ਤੁਦੁ. ਮੈਂਦ. ਪਾ। ਤ੍ਰਿਦੁ. ਗੁ. ਮਦਦ. ਜ੍ਵਾ. ਸ੍ਰੀ. ਜ੍ਵਾ. ਸਾ. ਜ੍ਵਾ. ਸਾ. ਕੁ. ਤੁ. ਜ੍ਵਾ। ਜ੍ਵੇ. ਸਾ. ਚੇ. ਰ.  
ਸ੍ਰੀ. ਸਾ. ਸੁ. ਵਤੁ. ਵ. ਸਾ. ਵਤੁ. ਸਾ। ਤ੍ਰਿਦੁ. ਗੁ. ਸ੍ਰੀ. ਸਾ. ਸਾ. ਕੁ. ਦ. ਸਾ. ਦ.। ਸਾ. ਤ੍ਰਿਦੁ. ਲ.  
ਨ. ਸਾ. ਪ੍ਰਤ. ਸਾ. ਸਾ. ਸਾ. ਸਾ। ਆ. ਦ. ਸਾ. ਪਾ। ਤ੍ਰਿਦੁ. ਗੁ. ਸ੍ਰੀ. ਸਾ. ਸਾ. ਕੁ. ਦ.। ਸਾ. ਸਾ. ਸਾ.  
ਪ੍ਰਤ. ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ। ਤ੍ਰਿਦੁ. ਗੁ. ਸ੍ਰੀ. ਸਾ. ਸਾ. ਕੁ. ਦ.। ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ।  
ਜ੍ਵਾ. ਸਾ. ਸਾ. ਸਾ। ਜ੍ਵਾ. ਸਾ. ਸਾ। ਜ੍ਵਾ. ਸਾ. ਸਾ। ਤ੍ਰਿਦੁ. ਗੁ. ਸ੍ਰੀ. ਸਾ. ਸਾ. ਕੁ. ਦ.। ਸਾ. ਸਾ. ਸਾ।  
ਜ੍ਵਾ. ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ। ਤ੍ਰਿਦੁ. ਗੁ. ਸ੍ਰੀ. ਸਾ. ਸਾ. ਕੁ. ਦ.। ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ।  
ਸਾ. ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ। ਤ੍ਰਿਦੁ. ਗੁ. ਸ੍ਰੀ. ਸਾ. ਸਾ. ਕੁ. ਦ.। ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ।

ਬ੍ਰਾਹਮਣ 3:13-19

ਜ੍ਵਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ।  
ਵ. ਸਾ. ਸਾ। ਸਾ. ਸਾ।

ਬ੍ਰਾਹਮਣ 12:9

ਕੀ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ।  
ਕੀ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ।  
ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ। ਸਾ. ਸਾ. ਸਾ।

ਬ੍ਰਾਹਮਣ 5:12

楚。你必恋慕你丈夫；你丈夫必管辖你。又对亚当说：你既听从妻子的话，吃了我所吩咐你不可吃的那树上的果子，地必为你的缘故受咒诅；你必终身劳苦才能从地里得吃的。地必给你长出荆棘和蒺藜来；你也要吃田间的菜蔬。你必汗流满面才得糊口，直到你归了土，因为你是从土而出的。你本是尘土，仍要归于尘土。

创世记 3:13-19

大龙就是那古蛇，名叫魔鬼，又叫撒但，是迷惑普天下的。

启示录 12:9

这就如罪是从一人入了世界，死又是从罪来的；于是死就临到众人，因为众人都犯了罪。

罗马书 5:12

ពី·សម្បាហុំ·បាន·ខ្លួន·រួម·ជាក្រុង·ព្រៃទិន្នន័យ· 人都有罪

ଦେବ.ସମ୍ବନ୍ଧ.ତତ୍ତ୍ଵ.ପୁଣ୍ୟ.କ୍ଲିଶ୍.ର୍ଥେସ୍.ହେ। ରେ.ରେ.ସବିନ୍.ରତ୍ନ.ରତ୍ନ.ଶି.ପମ୍ବାୟ.  
କୃଷଣ.ଶ୍ରୀ ॥ ଘେଷ୍ୟୁସ୍ 53:6

ପାତନ୍ତରିକା  
ପାତନ୍ତରିକା  
ପାତନ୍ତରିକା  
ପାତନ୍ତରିକା

ଶ୍ରୀମଦ୍ଭଗବତ 14:2,3

ଶ୍ରୀକୃତିବାନ୍ଦୁପାତ୍ରଙ୍କାରୀ ମହାଶ୍ରୀଶାର୍ଣ୍ଣାନାଥଙ୍କାରୀ ପାତ୍ରଙ୍କାରୀ  
ଶ୍ରୀକୃତିବାନ୍ଦୁପାତ୍ରଙ୍କାରୀ ମହାଶ୍ରୀଶାର୍ଣ୍ଣାନାଥଙ୍କାରୀ ପାତ୍ରଙ୍କାରୀ

ੴ ਸਤਿਗੁਰ ੩:੧੦,੧੭,੧੮,੨੩

ସମୁଦ୍ରର ପୁଣି ଶିଖିଲା ଏହି କଥା କହିଲା ତାଙ୍କୁ ଯାଇଲା କହିଲା ତାଙ୍କୁ ଏହି

我们都如羊走迷；各人偏行己路。  
以赛亚书 53:6

以赛亚书 53:6

主从天上垂看世人，要看有明白的没有，有寻求神的没有。他们都偏离正路，一同变为污秽；并没有行善的，连一个也没有。

诗篇 14:2, 3

就如经上所记：没有义人，连一个也没有。平安的路，他们未曾知道；他们眼中不怕神。因为世人都犯了罪，亏缺了神的荣耀。

罗马书 3:10, 17, 18, 23

但圣经把众人都圈在罪里。

加拉太书 3:22

# ଶ୍ରୀପିତ୍ତବନ୍ଦୀ ଶିଖିତାମାରା ଶିଖିତାମାରା

ମନ୍ଦିରାବ୍ଦିକାରୀ ପାଇଁ ଏହାରେ ଯାଇଲୁ  
କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା

ମେନ୍-ଶି-ଙ୍କ-ରଣ-ନ-ହେ-ରହ-ସରି-ଦ୍ଵା-ରୁ ଝୁ-ପିଲ-ତିନ୍-ଶୁ-ଶନ-ସରେଷ-ଏ  
 ରହିଥ-ହେ-ର-ଶ-ସରନ-ପ-ଦ-ସନ୍-ଶନ୍ତା ନ-ହେ-ନେ-ପ୍ରିନ୍-ଝୁ-ପି-ପ୍ରବନ୍ଧ-ପ-ବନ୍ଦର-କ୍ଷୀ  
 ପ୍ରବନ୍ଧ-ପ-କ୍ଷୀ-ନ-ହେ-ନେ-ପ୍ରିନ୍-ଝୁ-ପି-ପ୍ରବନ୍ଧ-ପ-ବନ୍ଦର-କ୍ଷୀ  
 ପ୍ରବନ୍ଧ-ପ-କ୍ଷୀ-ନ-ହେ-ନେ-ପ୍ରିନ୍-ଝୁ-ପି-ପ୍ରବନ୍ଧ-ପ-ବନ୍ଦର-କ୍ଷୀ

॥ ଶ୍ରୀନାରାଯଣ ॥ 4:9,10

神爱世人，甚至将祂的独生子赐给他们，叫一切信祂的，不至灭亡，反得永生。 约翰福音 3:16

神差祂独生子到世间来，使我们藉着祂得生，神爱我们的心在此就显明了。不是我们爱神，乃是神爱我们，差祂的儿子为我们的罪作了挽回祭，这就是爱了。

约翰一书 4:9, 10

କୁର୍ମାଜୀବିନ୍ଦୁ ହେଉଥିଲା କୁର୍ମାର୍ଦ୍ଦିତ ଶିଖିବାରେ ଶିଖିବାରେ ଶିଖିବାରେ ଶିଖିବାରେ

॥ੴ ਸਤਿਗੁਰ ॥ 1:15

基督耶稣降世，为要拯救罪人。  
这话是可信的，是十分可佩服的。 提摩太前书 1:15

ଶ୍ରୀମତୀ ପିତାମହ ଶର୍ମା 2:5-8

શ્રીમતી. મા. 2:5-8

ରହିଥାଏଇବୁ କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା

ੴ ਸਤਿਗੁਰ 1:10

基督耶稣，祂本有 神的形像，反倒虚己，取了奴仆的形像，成为人的样式；既有人的样子，就自己卑微，存心顺服，以至于死，且死在十字架上。

腓立比书 2:5-8

祂在世界，世界也是藉着祂造的，世界却不认识祂。

约翰福音 1:10

# የኢ.ፌ.ዲ.ማሪ.ወ.ሸ.ና.ወ. 耶穌基督的降生

ଓଡ଼ିଆ 1:18,22,23

耶稣基督降生的事记在下面：……这一切的事成就是要应验主藉先知所说的话，说：必有童女怀孕生子；人要称祂的名为以马内利。〔以马内利翻出来就是 神与我们同在〕。

马太福音 1:18, 22, 23

ଶ୍ରୀମଦ୍ଭଗବତପ୍ରକାଶନ ପରିଚୟ  
ଶ୍ରୀମଦ୍ଭଗବତପ୍ରକାଶନ ପରିଚୟ

ଓଡ଼ିଆ 1:21

她将要生一个儿子，你要给他起名叫耶稣，因祂要将自己的百姓从罪恶里救出来。 马太福音 1:21

ଶର୍ଣ୍ଣ-ଶବ୍ଦ-ଶୁଣିଷ-ହେବ-ଏ-ପାତ୍ରାନ୍ତା-ପରି-କୁଶ-ନ୍ତ୍ରୀ ଥିଲେ ମହାତ୍ମା ଗାନ୍ଧୀ

୯. କୁର୍ମାଦେଶୀର୍ବିନ୍ଦୁପାତ୍ରିଷ୍ଟିନ୍ଦ୍ରିୟାଦ୍ସମ୍ବନ୍ଧିତାରେ ଅନୁଭବ ହେଉଥିଲା । ଏହାରେ କୁର୍ମାଦେଶୀର୍ବିନ୍ଦୁପାତ୍ରିଷ୍ଟିନ୍ଦ୍ରିୟାଦ୍ସମ୍ବନ୍ଧିତାରେ ଅନୁଭବ ହେଉଥିଲା ।

༄༅༅༅ 10:38

神怎样以圣灵和能力膏拿撒勒人耶稣。祂周流四方，行善事，医好凡被魔鬼压制的人，因为 神与祂同在。 使徒行传 10:38

ཡେ ଶୁଣ୍ଡ ତ୍ରୈନ ଦନ୍ତ ଯୁଦ୍ଧ କେ ସମ୍ବନ୍ଧ ତନ୍ତ୍ର ଯା କୁଣ୍ଡ ବିନ୍ଦୁ ଦିନା ଶିଥୁର ଏହି  
କନ୍ଦ କେ ସମ୍ବନ୍ଧ କାଳୀ କୁଣ୍ଡ ଶିଦ୍ଧ ଶୁଣ୍ଡ ପରିବର୍ତ୍ତନ ପରିବର୍ତ୍ତନ କନ୍ଦ କନ୍ଦ କୁଣ୍ଡ ପରିବର୍ତ୍ତନ  
ସମ୍ବନ୍ଧ ତନ୍ତ୍ର ଶାର୍ଣ୍ଣ ସର୍ବ ମର୍ଦ୍ଦ ହିନ୍ଦୁ ॥

ସତ୍ୟ ୨୫

耶稣走遍各城各乡，在会堂里教训人，宣讲天国的福音，又医治各样的病症。 马太福音 9:35

ଦ୍ୱାସିକ୍ଷଣାକୁମାରପତନକୁମାରାବ୍ଦୀ ପଦାଧିକୁ ଜ୍ଞାନାଧିକୁ ପଦାଧିକୁ  
ଶଶିକୁ ପଦାଧିକୁ ପଦାଧିକୁ ପଦାଧିକୁ ପଦାଧିକୁ ପଦାଧିକୁ ପଦାଧିକୁ  
ପଦାଧିକୁ ॥ ୧୫:୩୦

ମଧ୍ୟାହ୍ନ 15:30

有许多人到祂那里，带着瘸子、瞎子、哑巴、有残疾的，和好些别的病人，都放在祂脚前；祂就治好了他们。 马太福音 15:30

କିମ୍ବା କିମ୍ବା ଶିଶୁ ତଥା ସହଦ କୁଟୀ ଶିର୍ଦ୍ଦିଲା ପର୍ମାଣନ୍ତା ॥ ୩୩ 24:7

ଶ୍ରୀମଦ୍ଭଗବତ୍ ୨୩:୩୩,୩୪

人子必须被交在罪人手里，钉在十字架上。 路加福音 24:7

路加福音 24:7

到了一个地方，名叫髑髅地，就在那里把耶稣钉在十字架上，耶稣说：父啊！赦免他们；因为他们所做的，他们不晓得。

路加福音 23:33, 34

祂被藐视，被人厌弃；多受痛苦，常经忧患。祂诚然担当我们的忧患，背负我们的痛苦；我们却以为祂受责罚，被神击打苦待了。哪知祂为我们的过犯受害，为我们的罪孽压伤。因祂受的刑罚，我们得平安；因祂受的鞭伤，我们得医治。我们都如羊走迷；各人偏行己路；主使我们众人的罪孽都归在祂身上。谁想

祂受鞭打、从活人之地被剪除，  
是因我百姓的罪过呢？祂虽然未  
行强暴，口中也没有诡诈，人还  
使祂与恶人同埋；谁知死的时候  
与财主同葬。因为祂将命倾倒，  
以致于死；祂也被列在罪犯之  
中。祂却担当多人的罪，又为罪  
犯代求。以赛亚书 53:3-12

以赛亚书 53:3-12

基督照圣经所说，为我们的罪死了。  
哥林多前书 15:3

哥林多前书 15:3

ଘେମୁଣ୍ଡ ପୁଷା ହି ପତନ ଶିଦ୍ଧ ଦିନ ଘିରା ପୁଷା ଶିଦ୍ଧକ କୁରନ ଶିରା ଶିରିନ  
ପୁଷା ର ରତ୍ନ ଏ କି ଶିରିନ ସା ପରି ପୁଷା ପାବର କୁରା ଗୁର ର ଏ ଘନ ଦ  
ରା କୁରା ଗୁର ର ସା ରତ୍ନ ଦିନ ରତ୍ନ ରା ଦ ହେଲା ଦ ଘି ଜିନ ଏ ତରା ହି ଶିରିନ  
ର ଶିରିନ ରତ୍ନ ସନ ରତ୍ନ ରା || ଫରକ 10:7,11,16

耶稣说：我是好牧人；好牧人为羊舍命。我另外有羊，不是这圈里的；我必须领他们来，他们也要听我的声音，并且要合成一群，归一个牧人了。

## 约翰福音 10:7, 11, 16

କୁ.ଫିନ.ବ୍ରା.ଶତ୍ରୁଵ.ଦ.ପ.ଶିର୍ଦ୍ଦ.ଜ୍ଞା.ଶନ୍ତି.ଶର.ପଣ୍ଡନା.କର.ମନ୍ତର.ପତ.  
ଅହଂଦିରୀ ସକଳ.ତତ୍ତ୍ଵ.ଦ.ପ.ମନ୍ତର.ପତ.ବ.ଅହଂଦିରୀ ଏ.ହେ.ଜ୍ଞା.ଫିନ.ଜ୍ଞା.  
ପଦମନା.ଦି.ଦଶଦ.ଦ.ଫିନ.ଦ.ପ.ଶିର୍ଦ୍ଦ.ମନ୍ତର.ପତ.ଅହଂଦିରୀ ॥

照经上所写的，基督必受害，第三日从死里复活，并且人要奉祂的名传悔改、赦罪的道，直传到万邦。 路加福音 24:46, 47

路加福音 24:46, 47

第三日，神叫祂复活，显现出  
来；不是显现给众人看，乃是显  
现给 神预先所拣选为祂作见证  
的人看。 使徒行传 10:40, 41

使徒行传 10:40, 41

祂受害之后，用许多的凭据将自己活活的显给使徒看，四十天之久向他们显现，讲说 神国的事。……他们正看的时候，祂就被取上升，有一朵云彩把祂接去，便看不见祂了。 徒 1:3, 9

ଶୁଣି ଗାଁନ୍ତି ଶୁଣି ପାଖିକା ସୁଧାରିଦ୍ଵାରା ଶୁଣି କବାରିଦ୍ଵାରା ପାଖିକା ଶୁଣି କହିଲା ମନ୍ଦିରରେ ଏହିପାଖିକା ଶୁଣି କବାରିଦ୍ଵାରା ପାଖିକା ଶୁଣି କହିଲା ମନ୍ଦିରରେ ଏହିପାଖିକା ଶୁଣି କହିଲା ମନ୍ଦିରରେ ଏହିପାଖିକା ଶୁଣି କହିଲା ମନ୍ଦିରରେ ଏହିପାଖିକା ॥

ଗାଁନ୍ତି ବିଜ୍ଞାନ 3:16

ଦ୍ୱାରା ଶୁଣି ଶୁଣି ଗାଁନ୍ତି ଏହିପାଖିକା ପାଖିକା ଶୁଣି କହିଲା ମନ୍ଦିରରେ ଏହିପାଖିକା ॥

ଗାଁନ୍ତି ବିଜ୍ଞାନ 15:20-22

## ଶୁଣି ପାଖିକା ଶୁଣି ପାଖିକା 神的拯救之道

ମନ୍ଦିରରେ ପ୍ରିସିଲ୍ କିମ୍ବା ଦୁର୍ଗାରୀଶ୍ଵରୀ ଶର୍କରାଫ୍ଟିପାଖିକା ଶୁଣି ପାଖିକା ଶୁଣି ପାଖିକା ଶୁଣି ପାଖିକା ଶୁଣି ପାଖିକା ଶୁଣି ପାଖିକା ॥

ବିଜ୍ଞାନ 16:30,31

ଦୂର୍ଗାରୀଶ୍ଵରୀପାଖିକା ପାଖିକା ଶୁଣି କହିଲା ମନ୍ଦିରରେ ଏହିପାଖିକା ଶୁଣି କହିଲା ମନ୍ଦିରରେ ଏହିପାଖିକା ଶୁଣି କହିଲା ମନ୍ଦିରରେ ଏହିପାଖିକା ॥

ବିଜ୍ଞାନ 3:19

神在肉身显现，被圣灵称义，被天使看见，被传于外邦，被世人信服，被接在荣耀里。

提摩太前书 3:16

但基督已经从死里复活，成为睡了之人初熟的果子。死既是因一人而来，死人复活也是因一人而来。在亚当里众人都死了；照样，在基督里众人也都要复活。

哥林多前书 15:20-22

我当怎样行才可以得救？当信主耶稣，你和你一家都必得救。

使徒行传 16:30, 31

所以，你们当悔改归正，使你们的罪得以涂抹。使徒行传 3:19

ਤ੍ਰੇਦਿ. ਬਨਸਾ. ਲਦ. ਸੋਮਸਾ. ਝੂਲ. ਪਾ. ਜੀਗ. ਧ. ਕਦਸਾ. ਪਵੰ. ਪ੍ਰੇਦ. ਘੇ. ਸੁ. ਖੂ. ਸੰ. ਗੁਰੈ.  
ਵਕਕ. ਸ਼ੱਕਦ. ਤੇਦ. ਭ੍ਰਾਨ. ਬਣਿ. ਪਵਾ. ਵੱਦ. ਕਿਨ. ਦੰਦ. ਅਕਦ. ਜੈਕ. ਕੁਦ. ਬਾ. ਪਵੰ.  
ਭੁਨਸਾ. ਤ੍ਰੇਦ. ਬੱਦ. ਪਨ. ਕਲੂਦ. ਰੰ॥

ਗੁਹਦਸ 2:38

ਜੀਗ. ਧ. ਮਿਛਵ. ਕਾ. ਸਿਦ. ਕਲੂਦ. ਕੇਦ. ਕੁਦ. ਕੁਦ. ਧ. ਬਨਸਾ. ਪਾ. ਦ. ਕੱਦ. ਜੀਗ.  
ਪਾ. ਸੇਵ. ਕਿਦ. ਪੀ. ਰੇਨਸਾ. ਧ. ਬਨਸਾ. ਲਦ. ਕਦਸਾ. ਪਨ. ਵਾਹਦ. ਰੰ॥

ਗੁਹਦਕ 1:9

ਏਥ. ਹੰ. ਘੇ. ਸੁ. ਏਤ. ਰੰ. ਬਨਸਾ. ਨ. ਕਿਨ. ਸ. ਕਨ. ਦਹਦ. ਧ. ਤ੍ਰੇਦ. ਤੇਦ. | ਝ. ਘਿਨ.  
ਤੇਦ. ਬਨਸਾ. ਪ੍ਰੇਦ. ਤੇਦ. ਕਨ. ਪਨਸਾ. ਧ. ਪਾ. ਜੀਦ. ਕਨ. ਦੰਦ. ਧ. ਤ੍ਰੇਦ. ਕੁ. ਬਨ.  
ਪਨ. ਕਲੂਦ. ਰੰ. ਜੀਦ. ਕਨ. ਦੰਦ. ਧ. ਤ੍ਰੇਦ. ਧ. ਬਨਸਾ. ਹੰਦ. ਕਿ. ਕੇ. ਬੱਦ. ਪ.  
ਕਨ. ਦਹਦ. ਧ. ਤ੍ਰੇਦ. ਧ. ਧ. ਬਨ. ਪ. ਬੱਦ. ਰੰ॥

ਗੁਹਦਸ 10:9,10

ਕੁਦ. ਪਵੰ. ਕ੍ਰ. ਕਨ. ਤ੍ਰੇਦ. ਕੱ. ਕੁਨਸਾ. ਹੰ. ਘਿਨ. ਪਨ. ਹੰ। ਤ੍ਰੇਦ. ਕੱ. ਸਦ. ਬਨ. ਧ. ਘਿਨ.  
ਧੀ। ਝ. ਘਿ. ਏਕਦ. ਜੈਕ. ਰੰ॥

ਅਥੇਨਸ 2:8

ਏਤ. ਰੰਦ. ਵਕਕ. ਸ਼ੱਕਦ. ਧ. ਦ. ਬਨ. ਪਨ. ਕਲੂਦ. ਰੰ॥

ਗੁਹਦਸ 10:13

ਧ. ਬਨ. ਗੁਨ. ਦ. ਧ. ਏਕਦ. ਧ. ਬਨਸਾ. ਲਦ. ਦਵ. ਕੁ. ਕੁ. ਕੁ. ਜੈ. ਦਸ. ਕਦ. ਕੁ. ਪਨ.  
ਪੀ. ਚੁ. ਰੰ॥

ਗੁਹਦਕ 6:37

你们各人要悔改，奉耶稣基督的名受洗，叫你们的罪得赦，就必领受所赐的圣灵。使徒行传 2:38  
我们若认自己的罪，神是信实的，是公义的，必要赦免我们的罪，洗净我们一切的不义。

约翰一书 1:9

你若口里认耶稣为主，心里信神叫祂从死里复活，就必得救。因为人心里相信，就可以称义；口里承认，就可以得救。

罗马书 10:9,10

你们得救是本乎恩，也因着信；这并不是出于自己，乃是 神所赐的。

以弗所书 2:8

因为凡求告主名的，就必得救。

罗马书 10:13

到我这里来的，我总不丢弃他。

约翰福音 6:37

ਤ੍ਰੇਦਿ. ਸਤਿ. ਯ. ਪਦੈ. ਕੁ. ਵਿਸਾ. ਪ. ਦਨ। ਤ੍ਰੇਦਿ. ਗ੍ਰੰਥ. ਵਿਸਾ. ਪਦੈ. ਘੋ. ਸੁ. ਘੁ. ਮੀ. ਗ. ਦੱ. ਵਿਸ਼ਵ. ਪ. ਕੀ। ਕੋ. ਵਿਸਾ. ਪ. ਵਿਸਾ॥

ੴ ਸਤਿਗੁਰ ੧੭:੩

认识祢独一的真神，并且认识祢所差来的耶稣基督，这就是永生。  
约翰福音 17:3

## ਏਕੋਹਿ. ਸੁਵਿ. ਜ੍ਞਾਨਿ. ਵਿਸਾ. ਜ੍ਵੀਣ. ਤ੍ਰੇਈ. ਕੁਵਾਨ. ਗ੍ਰੰਥ. ਵਿਸਾ. ਵਿਅਵਦ. ਨ੍ਹੀ॥

ਗ੍ਰਦ. ਵਿਸਾ. ਵਿਅਵਦ. ਨ੍ਹੀ. ਤ੍ਰੇਈ. ਕੋ. ਜ੍ਞਾਨ. ਸੁਵਿ. ਜ੍ਞਾਨ. ਵਿਸਾ. ਵਿਅਵਦ. ਨ੍ਹੀ॥

ਵਿਅਵਦ. ਵਿਸਾ. ਵਿਅਵਦ. ਕੋ. ਜ੍ਞਾਨ. ਵਿਸਾ. ਵਿਅਵਦ. ਨ੍ਹੀ॥

ੴ ਸਤਿਗੁਰ ੧:੭

ਵਿਅਵਦ. ਨ੍ਹੀ. ਤ੍ਰੇਈ. ਵਿਅਵਦ. ਵਿਸਾ. ਵਿਅਵਦ. ਨ੍ਹੀ॥

ਗ੍ਰੰਥ. ਸੁਵਿ. ੧:੧੯,੨੦

ਤ੍ਰੇਈ. ਕੁਵਾਨ. ਵਿ. ਹਿ. ਪਦੈ. ਵਿਸਾ. ਵਿ. ਸਾ. ਵਿ. ਸਾ॥

ੴ ਸਤਿਗੁਰ ੧:੧੮,੧੯

你们从前远离 神的人，如今却在基督耶稣里，靠着祂的血，已经得亲近了。

以弗所书 2:13

祂儿子耶稣的血也洗净我们一切的罪。

约翰一书 1:7

父喜欢叫一切的丰盛在祂里面居住。既然藉着祂在十字架上所流的血成就了和平，便藉着祂叫万有，无论是地上的、天上的，都与自己和好了。歌罗西书 1:19, 20  
知道你们得赎，不是凭着能坏的金银等物，乃是凭着基督的宝血。

彼得前书 1:18, 19

ମେତ୍ର-ଶିଖ-ମେତ୍ର-ଦୁଃଖଶବ୍ଦା | କେନ୍ତେ-ପରିପ୍ରକାଶ-ଶିଖ-କ୍ଷେତ୍ରକାରୀ-ପରିପ୍ରକାଶା । ଅଥେନ୍ତା 1:7

我们藉这爱子的血得蒙救赎，过犯得以赦免，乃是照祂丰富的恩典。以弗所书 1:7

以弗所书 1:7

ସମ୍ବନ୍ଧରେ କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା  
କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା

因血里有生命，所以能赎罪。

利未记 17:11

ଶ୍ରୀମଦ୍ଭଗବତପ୍ରକାଶନ ପରିଚୟ  
କୃତି ପରିଚୟ

若有人在基督里，他就是新造的人，旧事已过，都变成新的了。

哥林多后书 5:17

# དྲାବଦି·ଷ୍ଟରାଣ୍ଡନ୍ ଶତାବ୍ଦୀ

我要求父，父就另外赐给你们一位保惠师，叫祂永远与你们同在，就是真理的圣灵，乃世人不能接受的；因为不见祂，也不认识祂。你们却认识祂，因祂常与你们同在，也要在你们里面。

## 约翰福音 14:16, 17

ଶ୍ରୀମଦ୍ଭଗବତ୍ ୪:୩୦

ଶ୍ରୀ ପିତୃଷା ଶିଦ୍ଧାନ୍ତା ଶିଦ୍ଧାନ୍ତକଣ୍ଠ ଶ୍ରୀ ପିତୃଷା ପିତୃକ ॥ ୩୩ ୮:୧୫

ଶ୍ରୀମଦ୍ଭଗବତ୍ 5:18

ସମ୍ବନ୍ଧରେ କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା

፩፻፲፭፻፯፮ 5:22,23

但保惠师，就是父因我的名所要差来的圣灵，祂要将一切的事指教你们。 约翰福音 14:26

约翰福音 14:26

不要叫 神的圣灵担忧；你们原是受了祂的印记，等候得赎的日子来到。 以弗所书 4:30

以弗所书 4:30

你们当顺着圣灵而行，就不放纵肉体的情欲了。 加拉太书 5:16

加拉太书 5:16

因为凡被 神的灵引导的，都是神的儿子。 罗马书 8:14

罗马书 8:14

要被圣灵充满。 以弗所书 5:18

圣灵所结的果子，就是仁爱、喜乐、和平、忍耐、恩慈、良善、信实、温柔、节制。这样的事没有律法禁止。 加拉太书 5:22, 23

# 藏文·汉文·经文·释义·成圣

ਤ੍ਰੇਤੀ ਕੱਸਾ ਦਵਾ ਪਦ ਰਾਹੂਨ ਸਾ ਝੁੰਧਿ ਬ੍ਰਾਹਮਣ ਦਰਸਾ ਘਿਰ ਪਾ॥

7 约翰福音 4:3

ਏਕ ਸਾਰੀ ਦੁਦ ਕਲਾਵੀ ਕੱਸਾ ਦੇ ਕੱਸਾ ਦਵਾ ਪਦ ਰਾਹੂਨ ਲੈਣ ਤ੍ਰੇਤੀ ਸ਼੍ਰੀ ਬਗਵਾਨ ਪਦੇਵ  
ਪਾ॥

约 17:17

ਦਵਾ ਪਦ ਰਾਹੂਨ ਵਾਖ ਦੁਦ ਦਵਾ ਪਦ ਰਾਹੂਨ ਸਾ ਬ੍ਰਾਹਮਣ ਦਰਸਾ ਚਨ ਰਾਹੂਨ ਰਾਹਮਣ  
ਲੈਣ ਪਾ ਘਿਰ ਪਾ॥ ਦੇ ਕੱਸਾ ਦਵਾ ਰਾਹੂਨ ਕੇਵਾ ਬਾਣੀ ਦਰਸਾ ਪਾ ਦੁਦ ਕੀ ਵਾਹੂਨ  
ਗੀ॥

约 2:11

ਦੇ ਪਰਿਵਰਤੁ ਤ੍ਰੇਤੀ ਰੂਪ ਸੀ ਗਾ ਪੇ ਸੁਰੀ ਦੁਦ ਕੁ ਜੀਗ ਦਾ ਪਾ ਝੁੰਧੇ ਸੀ ਵਾਖ  
ਦੁਦ ਪਾ ਝੁੰਧੇ ਸਾਨੁ ਪਾ ਘਿਰ ਪਦ ਕੰਸਾ ਸੀ॥

约 6:11

ਦੇ ਜੀਗ ਦਾਰੀ ਦਵਾ ਦਵਾ ਰਾਹੂਨ ਕਲਾ ਝੁੰਧਿ ਬ੍ਰਾਹਮਣ ਦਰਸਾ ਘਿਰ ਹੋ। ਦਵਾ ਪਦ  
ਰਾਹੂਨ ਸਾਰੀ ਰਾਹਸਾ ਸੁ ਲਗਾ॥ ਦੇ ਰੀ ਮਥਾ ਪਾ ਕੇ ਮਥਾ ਪੇਦ ਪਾ॥

约 6:22

神的旨意就是要你们成为圣洁。

帖撒罗尼迦前书 4:3

求祢用真理使他们成圣；祢的道就是真理。

约翰福音 17:17

因那使人成圣的和那些得以成圣的，都是出于一。所以，祂称他们为弟兄也不以为耻。

希伯来书 2:11

这样，你们向罪也当看自己是死的；向 神在基督耶稣里，却当看自己是活的。

罗马书 6:11

但现今，你们既从罪里得了释放，作了 神的奴仆，就有成圣的果子，那结局就是永生。

罗马书 6:22

ਕੀ ਪਦੈ ਰੇ ਝੁੰਡੈ ਗ੍ਰੰਥ ਸਾਨੂੰ ਦਾ ਧਾਰਾ ਮਹਾਂ ਪ੍ਰਸ਼ੰਸਾ ਤੇ ਯ ਦੇ  
ਕੱਵਿ ਗੱਲ ਸ਼ਬਦ ਸ੍ਰੀ ਮੈਂ ਗੁਰੂ ਪ੍ਰਤੀ ਪ੍ਰਦਾਨੀ ਗ੍ਰੰਥ ਸਾਨੂੰ ਸ਼ੁਣੋ  
ਅਨੁਸਾਰੁ ਪ੍ਰਸ਼ੰਸਾ ਸੇ ਮਨ ਸਾਨੂੰ ਕੁਝੁ ਮੇਂ ਗ੍ਰੰਥ ਸਾਨੂੰ ਸ਼ੁਣੋ  
ਪ੍ਰਸ਼ੰਸਾ ਪਾਸੋਂ ਕੀ ਸ਼ਾਸ਼ਨ ਪਾਸੋਂ ਆਖ ਪ੍ਰਸ਼ੰਸਾ ਪਾਸੋਂ ਰੁਹਾਨੀ ||

॥ ਬੈਣ ਸਾਹਿਬੀ ਗੇ ॥ 5:23,24

愿赐平安的 神亲自使你们全然成圣！又愿你们的灵与魂与身子得蒙保守，在我主耶稣基督降临的时候，完全无可指摘！那召你们的本是信实的，祂必成就这事。 帖撒罗尼迦前书 5:23, 24

### ਆਖ ਪ੍ਰਸ਼ੰਸਾ | 祷告

ਤ੍ਰੁਦੁ ਕੁ ਰਸਾ ਸ੍ਰੀ ਸਾਦਗੀ ਮੇਂ ਦਾ ਪਹੜੇ ਕੁ ਰਸਾ ਦੁਰਾ ਗੁਦ ਕੁ ਰਸਾ  
ਧਾਰਾ ਧਾਰਾ ਸ੍ਰੀ ਆਖ ਕੁ ਰਸਾ ਦੁਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ  
ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ || ਆਖ ਪ੍ਰਸ਼ੰਸਾ 14:13,14

ਤ੍ਰੁਦੁ ਨਵੀ ਕੁ ਰਸਾ ਹੋ ਨਵੀ ਧਾਰਾ ਤ੍ਰੁਦੁ ਸ੍ਰੀ ਕੁ ਰਸਾ ਕਾ ਲੇ  
ਦੁਰਾ ਧਾਰਾ ਸ੍ਰੀ ਸਾਨੂੰ ਸ਼ੁਣੋ ਪ੍ਰਸ਼ੰਸਾ ਪਾਸੋਂ ਰੁਹਾਨੀ || ਆਖ ਪ੍ਰਸ਼ੰਸਾ 15:7

ਨ ਤ੍ਰੁਦੁ ਸ੍ਰੀ ਦਾ ਧਾਰਾ ਆਖ ਸ੍ਰੀ ਕੁ ਰਸਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ ਧਾਰਾ || ਸ਼ੁਣੋ ਪ੍ਰਸ਼ੰਸਾ  
ਪਾਸੋਂ ਰੁਹਾਨੀ || ਆਖ ਪ੍ਰਸ਼ੰਸਾ 16:24

你们奉我的名无论求什么，我必成就，叫父因儿子得荣耀。你们若奉我的名求什么，我必成就。

约翰福音 14:13, 14

你们若常在我里面，我的话也常在你们里面，凡你们所愿意的，祈求，就给你们成就。 约 15:7

你们求，就必得着，叫你们的喜乐可以满足。 约翰福音 16:24

ଶ୍ରୀକୃଷ୍ଣାବୁଦ୍ଧିମୁଖୀ । ଶ୍ରୀକୃଷ୍ଣାବୁଦ୍ଧିମୁଖୀ ।  
ଶ୍ରୀକୃଷ୍ଣାବୁଦ୍ଧିମୁଖୀ ।

ଶୁଦ୍ଧ ହତ୍ଯାକାନ୍ତର ପାଇଁ ଅନ୍ୟାନ୍ୟ ଜୀବଙ୍କୁ ଆଶୀର୍ବାଦ ଦିଲୁଣ୍ଡିଲା । ୫:୧୭

凡你们祷告祈求的，无论是什  
么，只要信是得着的，就必得  
着。 马可福音 11:24

马可福音 11:24

靠着圣灵，随时多方祷告祈求；  
并要在此警醒不倦，为众圣徒祈求。以弗所书 6:18

以弗所书 6:18

不住的祷告。帖撒罗尼迦前书 5:17

༄༅· མྻଣ୍ଡ | ། ནନ୍ତି· ངྱଶ· ସୁ· ପତ୍ରଦ· ପତ୍ର· ପଦ୍ମଦ· ପଦ୍ମଦିଶା | ପଦମ· ପତ୍ରିକ· ଶ୍ଵର· ଯ  
ପଦ· ଶି· କୁର୍ଦ· ପିର· ପତ୍ରଦ· ପତ୍ରଦିଶା || ଅନ୍ତଃଶ୍ଵର 16:24

ଶ୍ରୀମଦ୍ଭଗବତପ୍ରକାଶନ ପ୍ରକାଶନ କେନ୍ଦ୍ର ମୁଦ୍ରଣ ଲିମଟେଡ୍ | ଏଣ୍ ପବ୍ଲିକେସନ୍ସ ଅନ୍ତର୍ଜାଲ ପ୍ରକାଶନ କେନ୍ଦ୍ର ମୁଦ୍ରଣ ଲିମଟେଡ୍ |

ରୂପ·ମେଦ·ବହୁକ·ଶ୍ଵର·ଶ୍ଵର୍ତ୍ତନ୍ତିଷ୍ଠାନୀୟ·ଶ୍ଵର୍ତ୍ତନ୍ତିଷ୍ଠାନୀୟ

耶稣说：若有人要跟从我，就当舍己，背起他的十字架来跟我。马太福音 16:24

马太福音 16:24

神能将各样的恩惠多多的加给你们，使你们凡事常常充足，能多行各样善事。 哥林多后书 9:8

哥林多后书 9:8

你们务要坚固，不可摇动，常常

ଓନ୍ଦ୍ରୀକାରୀ ପରିମାଣାରେ ଶୁଣୁ ଏହାରେ କୁଣ୍ଡଳୀରେ  
କାହାରେ କାହାରେ କାହାରେ କାହାରେ କାହାରେ କାହାରେ

ଗାଁରେ 15:58

କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ  
କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ

କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ  
କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ

କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ  
କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ

## ଶୁଣୁ ଏହାରେ କୁଣ୍ଡଳୀରେ | 不可拜偶像

କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ  
କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ କୁଣ୍ଡଳୀରେ

竭力多做主工；因为知道，你们的劳苦在主里面不是徒然的。

哥林多前书 15:58

因为你们蒙恩，不但得以信服基督，并要为祂受苦。腓立比书 1:29

你们就是为义受苦，也是有福的。不要怕人的威吓，也不要惊慌。

彼得前书 3:14

你们若为基督的名受辱骂，便是有福的；因为 神荣耀的灵常住在你们身上。

彼得前书 4:14

我是主你的 神，除了我以外，你不可有别的神。不可为自己雕刻偶像，也不可做什么形像仿佛上天、下地，和地底下、水中的百物。不可跪拜那些像，也不可

ଶ୍ରୀ ଶ୍ରୀ କୃଷ୍ଣା ଗୁହ୍ନ କୃଷ୍ଣା ଦେବ ଜ୍ଞାନୋ ଦେଵ ଗୁହ୍ନ ସତ୍ତ୍ଵ ଶଶ କରି ପାଦ  
କୃଷ୍ଣା ଦେବର୍ଦ୍ଦିତ୍ବା ॥

ଶ୍ରୀ ମୁଖ୍ୟମନ୍ତ୍ରୀ ପାଦି ବସିଥାଏନ୍ତି ଅର୍ଥାତ୍ କୁଣ୍ଡଳୀ ପାଦି ବସିଥାଏନ୍ତି ଅର୍ଥାତ୍ ॥ ୮:୪

ଘେ. ସୁନ୍ଦା. ନୀ. ପା | ଏହିତ ପ୍ରକାଶ ହେଲା | ଯଦି କାହାର ମଧ୍ୟ ଥିଲା ଏହା ହେଲା ତାହା ପାଇଁ ପ୍ରକାଶ  
ଦର୍ଶନ ହେଲା | ଏହା  
ଏହା ଏହା ଏହା ଏହା ଏହା ଏହା ଏହା ଏହା ଏହା ଏହା ଏହା ଏହା ଏହା

侍奉它，因为我 - 主，你的神是忌邪的 神。出埃及记 20:2-5

外邦的神都属虚无；惟独主创造  
诸天。诗篇 96:5

我们知道偶像在世上算不得什么，也知道 神只有一位，再没有别的神。 哥林多前书 8:4

然而我们只有一位 神，就是父，万物都本于祂；我们也归于祂；并有一位主，就是耶稣基督。万物都是藉着祂有的；我们也是藉着祂有的。哥林多前书 8:6

耶稣说：撒但，退去吧！因为经上记着说：当拜主你的神，单要侍奉祂。 马太福音 4:10

గీతా 3:5,6

所以，要治死你们在地上的肢体，就如淫乱、污秽、邪情、恶欲，和贪婪。贪婪就与拜偶像一样。因这些事，神的忿怒必临到那悖逆之子。歌罗西书 3:5, 6

# ଓ'ପି'ସତ'ବ'ମ'ଦର୍ଶକ'। 拒绝 神救恩的后果

ସମ୍ବନ୍ଧରେ କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା  
ଜୀବନରେ 2:3

ਅੰਦਰੂਨੀ ਦਾ 2:3

我们若忽略这么大的救恩，怎能逃罪呢？ 希伯来书 2:3

希伯来书 2:3

শশ.ব.দ্দ.ব.কে.ব.ব.ব.ব.ব. শশ.ব.ব.ব.ব.ব.ব. ৩:৩৬

ଶୁଦ୍ଧ-ପନ୍ଦି-କୃଷ୍ଣ-ପାତ୍ର-ପାତ୍ର-କେବୁଜ-ପାତ୍ର-ପାତ୍ର-କେବୁଜ ॥ ସ୍ଵାମୀ 3:7

ବ୍ୟାଗ୍ରମ୍ 3:7

约翰福音 3:36

ସମ୍ବନ୍ଧରେ କୁଣ୍ଡଳୀ ପାଦିତ ହେଲୁ ଏହା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା କିମ୍ବା

੫੮। ਕ੍ਰਿਸਤੁ.ਬਾਬੁ.ਹੈਵਾ.ਗਵਾ.ਨੰ। ਹੈਵਾ.ਗਵਾ.ਕਵਾ.ਗੁ.ਅਵ.ਏ.ਵੈ.  
ਏਕੇ.ਏ.ਗਲਿਸਾ.ਏ.ਘਿਰ.ਏਵੇ.ਏ.ਨੰ.ਭੁ.ਚੇਤੇ.ਏ.ਕੱਦੇ.ਏ.ਨੰ.ਘੁ.ਨੰ॥

偶像的，和一切说谎话的，他们的份就在烧着硫磺的火湖里；这是第二次的死。 启示录 21:7, 8

# ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ 脱离魔鬼与邪恶

赐平安的 神快要将撒但践踏在  
你们脚下。 罗马书 16:20

ଶିଦ୍ଧିଶିଦ୍ଧିକୁମରପାତ୍ରିନ୍ଦ୍ରିୟାବିହିତିରେ ଅନ୍ତର୍ବାହିକିରେ  
ଏବଂ ଯାକିନ୍ଦ୍ରିୟରେ ଉପରେ ଉପରେ ଉପରେ ଉପରେ ଉପରେ ଉପରେ  
ଗାନ୍ଧିନ୍ଦ୍ରିୟ ॥

感谢父，祂救了我们脱离黑暗的权势，把我们迁到祂爱子的国里。歌罗西书 1:12, 13

ੴ ਪਿਆਰੁ ਕਾਰੁ ਦਾਰੁ ਕੀ ਸਤਨਾ ਗ੍ਰਿਏਂਦਰ ਸਤਨਾ ਸਤਨਾ ਸਤਨਾ ਸਤਨਾ  
੭ ਪੰਨਾ 3:8

神的儿子显现出来，为要除灭魔鬼的作用。 约翰一书 3:8

ଶ୍ରୀମଦ୍ଭଗବତ୍ 1:3-5

基督照我们父 神的旨意，为我们的罪舍己，要救我们脱离这罪恶的世代。但愿荣耀归于 神，直到永永远远。阿们！ 加 1:3-5

एतद्गृह्णाद्य एहो ईश वर्षा कुप विप्रिलङ्घीर्ण कर्तव्य  
शुक्रं तेषा।

ज्ञेये नु श 6:11

एत्ते ईश्वर्षी गत्तु वर्षा कर्तव्य कुप वर्षा विप्रिलङ्घीर्ण  
वर्षा विप्रिलङ्घी॥

गत्ते ईश्वर्षा 15:57

要穿戴 神所赐的全副军装，就能抵挡魔鬼的诡计。以弗所书 6:11

感谢 神，使我们藉着我们的主耶稣基督得胜。哥林多前书 15:57

## एत्ते ईश्वर्षी गत्तु वर्षा विप्रिलङ्घीर्ण 主耶稣的再来

न अर्द्ध वर्षा गत्तु वर्षा विप्रिलङ्घीर्ण न अर्द्ध वर्षा गत्तु विप्रिलङ्घीर्ण॥

ज्ञेये नु 14:3

गत्तु वर्षा वर्षा वर्षा वर्षा विप्रिलङ्घीर्ण वर्षा वर्षा वर्षा  
वर्षा वर्षा विप्रिलङ्घीर्ण वर्षा वर्षा विप्रिलङ्घीर्ण वर्षा वर्षा॥

गत्ते ईश 1:11

उत्ते वर्षा विप्रिलङ्घीर्ण वर्षा वर्षा विप्रिलङ्घीर्ण वर्षा  
वर्षा विप्रिलङ्घीर्ण वर्षा वर्षा विप्रिलङ्घीर्ण वर्षा विप्रिलङ्घीर्ण  
वर्षा विप्रिलङ्घीर्ण वर्षा वर्षा विप्रिलङ्घीर्ण वर्षा विप्रिलङ्घीर्ण वर्षा  
विप्रिलङ्घीर्ण वर्षा विप्रिलङ्घीर्ण वर्षा विप्रिलङ्घीर्ण वर्षा विप्रिलङ्घीर्ण

我必再来接你们到我那里去，我在那里，叫你们也在那里。

约翰福音 14:3

这离开你们被接升天的耶稣，你们见祂怎样往天上去，祂还要怎样来。

使徒行传 1:11

因为主必亲自从天降临，有呼叫的声音和天使长的声音，又有神的号吹响；那在基督里死了的人必先复活。以后我们这活着还存留的人必和他们一同被提到云

एवं दशुरं हो शहृकु शर्तं शं दद्वा क्षेत्रं तु शर्वापदं दशुरं हो  
॥ २ ब्रह्मांश्च विज्ञाप 4:16,17

संद् वद्वा वर्दि क्षेत्रं कु शं दद्वा क्षेत्रं तु शर्वापदं दशुरं हो  
शं दद्वा क्षेत्रं विज्ञाप 3:2

द्विं श्रुते भ्रातुर्गुप्ते शर्तं शं वर्द्वा क्षेत्रं तु शर्वापदं दशुरं हो  
शं दद्वा क्षेत्रं विज्ञाप 24:42,44

मनुष्यो दुर्वल्लक्ष्यते इति विज्ञाप 22:12

अगेका शर्तं शं विज्ञाप 22:20

里，在空中与主相遇。这样，我们就要和主永远同在。

帖撒罗尼迦前书 4:16, 17

我们知道，主若显现，我们必要像祂、因为必得见祂的真体。

约翰一书 3:2

所以，你们要警醒，因为不知道你们的主是哪一天来到。所以，你们也要预备，因为你们想不到的时候，人子就来了。

马太福音 24:42, 44

看哪，我必快来！赏罚在我，要照各人所行的报应他。启 22:12

阿们！主耶稣啊，我愿祢来！

启示录 22:20

ཆੌਥੇ ੨੮ '《ਭਗਵਾਨੀ ਸ਼ਬਦ ਦੇ ਸਾਥ》' ਕਿਸਾਂ ਪ੍ਰਸ਼ਾਸਨ ਅਧਿਕਾਰੀ ਹਨ। ਇਹ ਸ਼ਬਦ ਸ਼ਬਦ ਦੇ ਸਾਥ ਵਿਚਲੇ ਹੋਣਾ ਜ਼ਰੂਰੀ ਹੈ। ਆਪਣੀ ਸ਼ਬਦ ਦੇ ਸਾਥ ਵਿਚਲੇ ਹੋਣਾ ਜ਼ਰੂਰੀ ਹੈ। ਆਪਣੀ ਸ਼ਬਦ ਦੇ ਸਾਥ ਵਿਚਲੇ ਹੋਣਾ ਜ਼ਰੂਰੀ ਹੈ। ਆਪਣੀ ਸ਼ਬਦ ਦੇ ਸਾਥ ਵਿਚਲੇ ਹੋਣਾ ਜ਼ਰੂਰੀ ਹੈ।

亲爱的读者, 请阅读《圣经》，倾听里面 神的声音。若有需要，我们非常乐意免费邮寄一本《圣经》给你或者其它为基督徒们提供的各种语言的免费文献。热心欢迎来寻求与沟通 神的救赎之道的慕道朋友和得救之人！ 电子邮箱：info.cn@heshallcome.com

ਭਗਵਾਨੀ ਸ਼ਬਦ ਦੇ ਸਾਥ ਵਿਚਲੇ ਹੋਣਾ



藏汉对照圣经下载

[TIB-TOV] The Way of Salvation